

AMINES & PLASTICIZERS LIMITED

(ISO 9001:2015, ISO 14001:2015, ISO 45001:2018 CERTIFIED COMPANY)

August 09, 2021

To,
BSE Limited,
Phiroze Jeejeebhoy Towers,
Dalal Street,
Mumbai – 400 001.

Dear Sirs,

<u>Sub: Newspaper Advertisement – Publication of Unaudited Standalone and Consolidated Financial Results.</u>

Pursuant to Regulation 47 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, please find enclosed a copy of Unaudited Standalone and Consolidated financial results published on August 08, 2021 in Financial Express (English) and Dainandin Barta (Assamese) Newspapers.

Thanking you, Yours faithfully,

FOR AMINES & PLASTICIZERS LIMITED

MUMBAI-18.

Ajay Puranik

President (Legal) & Company Secretary

FCS No.: 4288 Encl: As above. WE

FE SUNDAY

LEE & NEE SOFTWARES (EXPORTS) LIMITED CIN: L70102WB1988PLC045587 Regd Office: 14B, Camac Street, Kolkata - 700017. email id: info@Insel.com Website: www.Insel.com Phone: 033-40650374 Fax: 033-40650378 EXTRACT OF THE STANDALONE & CONSOLIDATED UNAUDITED FINANCIAL RESULTS FOR THE QUARTER ENDED 30TH JUNE, 2021 14.23 -11.00 17.87 7.15 19.36 14.23 -11.00 17.87 7.15 19.36 -3.59

Particulars | Quarter Ended | Year Ended | Quarter Ended | Year Ende | 30-06-2621 | 31-03-2021 | 30-06-2020 | 31-03-2021 | 30-06-2020 | 31-03-2021 | 30-06-2020 | 31-03-2021 | 30-06-2020 | 31-03-2021 | 30-06-2020 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 | 31-03-2021 168.83 94.93 532.68 171.85 196.09 121.54 648.23 Total income from operations (Net) Net Profit / (Loss) for the period (before tax, exceptional and / or Extraordinary Items) -3.59 42.60 Net Profit / (Loss) for the period before tax (after exceptional and / or Extraordinary Items) 42.60 Net Profit / (Loss) for the period after tax (after exceptional and 12.55 16.19 16.19 7.15 17.83 or Extraordinary Items) -3.59 41.07 Total Comprehensive Income for the period [Comprising Profit (Loss) for the period(after tax) and Other Comprehensive -8.87 19.07 20.44 23.05 7.05 74.21 Income (after tax)] 12.90 557.74 5,577.40 557.74 5,577.40 557.74 5,577.40 557.74 5,577.40 Equity Share Capital Reserves (excluding Revaluation Reserve)as shown in the Audited Balance Sheet of the previous year 192.75 -72.95Earnings per Share (of Rs. 10/- each)(forcontinuing and discontinued operations). Basic 0.02 -0.02 0.01 0.01 0.03 -0.01 0.13 Diluted 0.01 0.02 -0.02 0.01 0.01 0.03 -0.01 0.13

Notes:

Place : Kolkata

- The above is an extract of the detailed format of Quarterly Financial Results filed with the Stock Exchanges under Regulation 33 of the SEB (Listing Obligations and Disclosures Requirements) Regulations 2015. The full format of the Quarter ended 30th June, 2021 Financial Results are available on the Stock Exchange Website (www.bseindia.com) & on the Company's Website viz. www.lnsel.com
- The above results have been reviewed by the Audit Committee & approved by the Board of Directors at their meeting held on 06th August, 2021 3 The figures of the previous periods have been regrouped, reclassified and rearranged, wherever necessary.

By order of the Board of Directors

(Ajay Kr. Agarwal)

Consolidated

Chiarperson

Date: 06.08.2021

AMINES & PLASTICIZERS LIMITED

Reg. Office Add: Poal Enclave, C/o. Pranati Builders Pvt. Ltd., Principal J.B.Road, Chenikuthi, Guwahati - 781 003 Corp. Office Add: 'D' Building, 6th Floor, Shivsagar Estate, Dr. Annie Besant Road, Worli, Mumbai - 400 018 CIN: L24229AS1973PLC001446 ||email: legal@amines.com|| website: https://www.amines.com|| Tel. 022 62211000|| Fax: 022 24938162 Extract of the Standalone and Consolidated Unaudited Financial Results for the Quarter ended 30th June, 2021 (₹.in lakhs except EPS)

Standalone

PARTICULARS Quarter Quarter Part Quarter Part Quarter Part Pa
Net Profit for the period (before Tax, Exceptional and /or Extraordinary items) 1,034.57 1,022.15 4,405.65 1,042.12 1,018.86 4,394
and /or Extraordinary items) 1,034.57 1,022.15 4,405.65 1,042.12 1,018.86 4,394
Not Drafit for the period hefere toy (after
Net Front for the period before tax (after
Exceptional and /or Extraordinary items) 1,034.57 1,022.15 4,405.65 1,042.12 1,018.86 4,394
Net Profit for the period after tax (after
Exceptional and/or Extraordinary items) 771.72 764.84 3,270.59 779.27 761.55 3,259
Total Comprehensive Income for the period
[Comprising Profit for the period (after tax) and
Other Comprehensive Income (after tax)] 769.05 754.43 3,280.16 775.93 751.14 3,267
Equity Share Capital (Paid-up) 1,100.40 1,100.40 1,100.40 1,100.40 1,100.40 1,100.40
Reserves (excluding Revaluation Reserve) as
shown in the Audited Balance Sheet of the
previous year 13,027.16 12,975
Earnings Per Share (of ₹ 2/- each) (for continuing
and discontinued operations) -
a) Basic 1.40 1.39 5.94 1.42 1.38 5
b) Diluted 1.40 1.39 5.94 1.42 1.38 5
Notes:

1 The above is the extract of the detailed format of the Unaudited Financial Results filed with the Stock Exchange under Regulation 33 of SEBI (Listing Obligation and Disclosure Requirements) Regulations, 2015 which have been reviewed by the Audit Committee and approved by the Board of Directors at their meeting held on 6th August, 2021.

The Statutory Auditors have carried out limited review of the Unaudited Standalone and Consolidated Financial Results for the quarter

The full format of above extract of the Unaudited Financial Results, together with the Limited Review Report of the Statutory Auditors is

being filed separately with Stock Exchange. These documents are being made available on Company's website: www.amines.com and also on Stock exchange website: www.bseindia.com. By order of the Board

For Amines & Plasticizers Limited

Place: Mumbai Date: August 6, 2021

Hemant Kumar Ruia **Chairman & Managing Director** DIN: 00029410



Extract of Statement of Consolidated Unaudited Financial Results for the guarter ended 30th June 2021

(₹ in crore except EPS)

225	94.000000		Year Ended		
SI. No.	Particulars	30th June 2021 (Unaudited)	31st March 2021 (Audited)	30th June 2020 (Unaudited)	31st March 2021 (Audited)
1	Total income	278.73	531.55	441,38	1821.61
2	Net Profit/(Loss) for the period before tax and share in profit/(loss) of subsidiary and non-controlling interests (before exceptional and extraordinary items)	61.34	(63.21)	24.79	87.45
3	Net Profit/(Loss) for the period before tax and share in profit/(loss) of subsidiary and non-controlling interests (after exceptional and extraordinary items)	61.34	(63.21)	24.79	87.45
4	Net Profit /(Loss) for the period after tax and share in profit/(loss) of subsidiary & Joint Venture/Associate attributable to owners of the Company (after exceptional and extraordinary items)	45.63	(36.81)	29.69	110.22
5	Total Income for the period (including other comprehensive income) attributable to owners of the Company	45.82	(24.63)	25.95	111.17
6	Paid-up equity share capital (face value of share ₹ 5/- each)	483.51	462.61	462,61	462.61
7	Other equity attributable to owners of the Company	-	7 H		626.64
8	Earnings Per Share (of ₹5/- each) (for continuing and discontinued operations) -	URSTANCE		144.0400001	24055400
	1. Basic (₹)	0.474	(0.398)	0.321	1:191
	2. Diluted (₹)	0.474	(0.398)	0.321	1,191

(1) The standalone financial results are available on the Company's website viz. www.hindustancopper.com and on the websites of Stock Exchange viz. www.bseindia.com & www.nseindia.com. The specified items of the standalone financial results of the Company for the quarter ended June 30, 2021 are given below: (₹ in crore except EPS)

		Quarter Ended		Year Ended
Particulars	30th June 2021 (Unaudited)	31st March 2021 (Audited)	30th June 2020 (Unaudited)	31st March 2021 (Audited)
Total income	278.73	531.55	441.38	1821.61
Net Profit /(Loss) for the period (before tax, exceptional and extraordinary items)	61.32	(63.20)	24.49	87.25
Net Profit /(Loss) for the period before tax (after exceptional and extraordinary items)	61.32	(63.20)	24.49	87.25
Net Profit /(Loss) for the period after tax (after exceptional and extraordinary items)	45.61	(36,81)	29.39	109.98
Total Comprehensive Income for the period (Comprising Profit/(Loss) for the period (after tax) and Other Comprehensive Income (after tax)]	45.80	(24.63)	25.65	110.93
Equity Share Capital	483.51	462.61	462.61	462.61
Reserves (excluding Revaluation Reserve) as shown in the Audited Balance Sheet	_	-	-	626,71
Earnings Per Share (of ₹ 5/- each) (for continuing and discontinued operations) -				
1. Basic (₹)	0.474	(0.398)	0.317	1.188
 Diluted (₹) 	0.474	(0.398)	0.317	1.188

- (2) The above is an extract of the detailed format of Quarterly Financial Results filed with the Stock Exchanges under Regulation 33 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 as modified by circular No. CIR/CFD/FAC/62/2016 dated July 5, 2016. The full format of the Quarterly Financial Results are available on the Stock Exchange websites (www.bseindia.com, www.nseindia.com) and on the Company's website www.hindustancooper.com
- (3) The above financial results have been reviewed by Audit Committee and then approved by the Board of Directors at its meeting held on August 07, 2021. The statutory auditors have conducted a limited review of the above financial results.
- (4) The Group, a vertically integrated Copper producer, is primarily engaged in the business of mining and processing of Copper ore to produce refined Copper metal, which has been grouped as a single segment in the above disclosures. The said treatment is in accordance with the 'Ind AS 108 - Operating Segments'
- (5) The Group adopted Indian Accounting Standards (Ind AS') and accordingly above financial results have been prepared in accordance with the recognition and measurement principles laid down in the Indian Accounting Standard (Ind AS) -34 'Interim Financial Reporting' prescribed under Section 133 of the Companies Act, 2013 read with the relevant rules issued thereunder and the other accounting principles generally accepted in India.
- (6) A Joint Venture Company (JVC) named Khanij Bidesh India Limited (KABIL) was formed on 01.08.2019 among National Aluminium Company (NALCO). Hindustan Copper Limited (HCL) and Mineral Exploration Corporation Limited (MECL) to identify, explore, acquire, develop, process primarily strategic minerals overseas for supply to India for meeting domestic requirements and for sale to any other countries for commercial use. HCL holds 30% equity in JVC. The last available accounts upto 31st March, 2021 have been considered for consolidation and in the view of the management the impact of the time gap is not significant.
- (7) During the current quarter ending 30th June 2021, Other Expenses include Provision for impairment of GCP assets amounting to ₹25.00 crore since the commercial operation of Gujarat Copper Project was suspended since August 2019.
- (8) During the current quarter ending 30th June 2021, the Group has issued 4,18,06,020 nos. of Equity Shares with par value of ₹5.00 per share and premium of ₹114.60 per share amounting to ₹500.00 crore through Qualified Institutional Placement (QIP) to fund the ongoing capital expenditure and mine expansion plan of the Group.
- (9) The Group has considered the possible effects that may result from COVID-19 in the preparation of these financial results including recoverability of carrying amounts of financial and non-financial assets. The Group will continue to closely monitor any material changes

arising out of future economic conditions and the resultant impact on its business. (10) Figures for the previous period have been regrouped/rearranged wherever necessary.

स्थान / Place: Kolkata

तिथि / Date: 07.08.2021

financialexp.epapp.in

(SUKHEN KUMAR BANDYOPADHYAY)

DIRECTOR (FINANCE) & CFO (DIN 08173882)

For and on behalf of the Board of Directors





(formerly known as M.B. Parikh Finstocks Limited) CIN: L70100GJ1994PLC021759 Regd. Office: Desai House, Survey No.2523, Coastal Highway, Umersadi,

Killa Pardi, Valsad- 396125, Gujarat, India.

Mobile No.: +91-70456 77788; +91-91678 69000; Email: corporate@arunis.co; Website: www.arunis.co

Extract of Un-audited Standalone and Consolidated Financial Results for the Quarter Ended 30th June, 2021 (Rs. in Lakhs except EPS)

				Consolidated	
	Particulars	Quarter	r Ended	Year Ended	Quarter Ended
	Fattiguiais	30.06.2021 (Un-audited)	30.06.2020 (Un-audited)	31.03.2021 (Audited)	30.06.2021 (Un-audited)
1	Total income from operations (net)	30.94	20.54	12.66	30.94
2	Net Profit /(loss) for the period (before tax, Exceptional and /or Extra ordinary items)	18,14	6.00	(3,39)	17.70
3	Net Profit /(loss) for the period before tax (after Exceptional and /or Extra ordinary items)	18.14	6.00	(3.39)	17.70
4	Net Profit /(loss) for the period after tax (after Exceptional and /or Extra ordinary items)	16.39	7.42	(1.55)	15.95
5	Total Comprehensive Income for the period [(comprising profit / (loss) for the period (after tax) and other comprehensive income (after tax)]	16.39	7.48	(1.55)	15.95
6	Paid up Equity Share Capital (Face value of Rs. 10/- each)	300.00	300.00	300.00	300.00
7	Reserves (excluding Revaluation Reserves as per Balance Sheet of previous accounting year)	9.5	S 8	273.61	15
8	Earning per Equity share of Rs. 10/- each	VVVCSCE	2007-01	770340000	100000
	(a) Basic	0.55	0.25	(0.05)	0.53
	(b) Diluted	0.55	0.25	(0.05)	0.53

The above is an extract of the detailed format of the Un-audited Standalone and Consolidated Financial Results of the Company for the quarter ended 30th June, 2021 filed with the Stock Exchange under Regulation 33 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of the said Financial Results are available on the Stock Exchange website viz. www.bseindia.com and on the Company's website viz. www.arunis.co

- The above Un-audited Standalone and Consolidated Financial Results were reviewed by the Audit Committee and approved by the Board of Directors in their respective meetings held on 7th August, 2021 and the Statutory Auditors of the Company have carried out 'Limited Review' of the same.
- The Wholly Owned Subsidiary of the Company i.e. Arunis Edifice Private Limited was incorporated on 2nd June, 2021, hence, previous periods figures are not available and applicable. Previous periods figures have been rearranged/regrouped wherever considered necessary to confirm
- to the presentation of the current period.

For Arunis Abode Limited (formerly known as M. B. Parikh Finstocks Limited) Dhara D. Desai

Managing Director

DIN - 02926512

[Rs. in Lakhs]

Place : Mumbai Date: 7th August, 2021

GUJARAT INDUSTRIES POWER COMPANY LIMITED Regd. Office: P.O. Ranoli - 391350, Dist. Vadodara (Gujarat) Tel. No.: (0265) 2232768, Fax No.: (0265) 2230029, Email ID : investors@gipcl.com Website: www.gipcl.com, CIN: L99999GJ1985PLC007868

STATEMENT OF UNAUDITED FINANCIAL RESULTS FOR THE QUARTER ENDED ON 30TH JUNE 2021

Sr. No.	Particulars	Quarter ended 30.06.2021	Year ended 31.03.2021*	Corresponding Quarter ended 30.06.2020^
NO.		Unaudited	Refer note no. 3	Unaudited
1	Total Income from Operations	30,033.93	136,562.48	34,309.67
2	Net Profit/(Loss) for the period (before Tax, Exceptional and Extraordinary Items)	4,841.03	26,850.10	7,260.16
3	Exceptional Items	- 9		
4	Net Profit/(Loss) for the period before Tax (after Exceptional and Extraordinary Items)	4,841.03	26,850.10	7,260.16
5	Net Profit/(Loss) for the period after Tax (after Exceptional and Extraordinary Items)	3,537.54	17,977.45	5,945.38
6	Total Comprehensive Income for the period [Comprising Profit for the period (after Tax) and other Comprehensive Income (after tax)]	4,656.96	20,344.53	7,519.65
7	Equity Share Capital (Face Value of Rs.10/- each)	15,125.12	15,125.12	15,125.12
8	Other Equity		270,375.34	
9	Earning per Share (of Rs. 10/- each) for continuing and discontinued operations (not annualised) a) Basic (Rs.) b) Diluted (Rs.)	2.34 2.34	11.89 11.89	3.93 3.93

^ Restated - Refer note No. 3

Notes:-

- The above is an extract of the detailed format of Unaudited Financial Results filed with the Stock Exchanges under Regulation 33 of SEBI (Listing Obligation and Disclosure Requirements) Regulation, 2015, as amended. The full format of the Standalone Unaudited Financial Results are available on websites of Stock Exchanges viz. www.bseindia.com and www.nseindia.com and on Company's website (www.gipcl.com).
- The above Unaudited Financial Results have been reviewed and recommended by the Audit Committee and taken on record & approved by the Board of Directors in their respective meetings held on 7" August 2021.
- The Company has changed its accounting policy in the current quarter with respect to accounting of provision for decommissioning cost of mines. Under existing accounting policy, the Company used to create the provision for such obligation with consequential debit to mine development asset and such expenditure was amortised over the life of the mines. Under the new accounting policy, the Company recognises the periodic provisions for such obligations with corresponding debit to cost of production in the Statement of Profit and Loss considering the mining regulations. The aforesaid change, being in line with the Generally Accepted Accounting Principles, will result into reporting for such obligations on more realistic basis and alignment of said policy with that being followed by peer companies.

As required by Ind AS - 8 "Accounting Policies, Changes in Accounting Estimates and Errors", the Company has retrospectively restated its Balance Sheet as at 31.03.2021, as at 01.04.2020 and Statement of Profit and Loss for the year ended on 31.03.2021 to give impact for change in accounting policy.

Limited Review for the impact of change in accounting policy has been carried out by the Statutory Auditors.

The Company has designated an exclusive e-mail ID viz. investors@gipcl.com for investor grievance redressal.

For, Gujarat Industries Power Company Limited [Vatsala Vasudeva] Place : Vadodara **Managing Director** Date: 07.08.2021

LOB

L.G.BALAKRISHNAN & BROS LIMITED

Regd Office 6/16/13, Krishnarayapuram Road, Ganapathy Post, Coimbatore – 641 006 CIN: L29191TZ1956PLC000257 Website: www.lgb.co.in, Email: secretarial@lgb.co.in Tel: +91 0422 2532325

Dear Member(s).

It is hereby informed that the forthcoming 65^h Annual General Meeting (AGM) of the Company will be held on **Thursday**, the 9th September, 2021 at 2.00 P.M. through Video Conference ("VC") or Other Audio Visual Means ("OAVM") to transact the business, as set out in the Notice of the AGM which will be e-mailed separately to the Shareholders in due

In view of the onset of the COVID-19 pandemic, Ministry of Corporate Affairs has issued General Circulars dated April 8, 2020, April 13, 2020, May 5, 2020 and January 13, 2021 (collectively referred to as "MCA Circulars") and Circular dated May 12, 2020 and January 15, 2021 issued by the Securities and Exchange Board of India ("SEBI Circular") which permits holding of AGM through VC or OAVM, without the physical presence of the Shareholders at a common venue. In compliance with the provisions of the Companies Act, 2013 ("the Act"), the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015 ("SEBI Listing Regulations"), MCA Circulars and SEBI Circular, the forthcoming 65th (Sixty Fifth) AGM of the Company will be held through VC / OAVM. Shareholders attending the AGM through VC/OAVM shall be counted for the purpose of reckoning the quorum under Section 103 of the Act.

The Notice of the AGM together with the Explanatory Statement thereto under Section 102 of the Act along with the Audited Standalone and consolidated Financial Statements, Board's Report and the Statutory Auditors' Report (collectively referred to as "Annual Report") thereon for the Financial Year ended March 31, 2021 will be sent electronically to those Shareholders whose e-mail address(es) are registered with the Company / Depository Participant(s) / Registrar and Share Transfer Agents. The copy of the notice will also be made available on the website of the company viz., www.lgb.co.in and on the websites of the Stock Exchanges i.e. BSE Ltd (www.bseindia.com) and National Stock Exchange of India Ltd. (www.nseindia.com) and on the website of Central Depository Services (India) Limited ("CDSL") (www.evotingindia.com).

In line with the MCA Circulars and SEBI Circular, Shareholders are advised to update their Email IDs in order to receive electronic copies of the Annual Report/login credentials, in the manner mentioned below, since no physical copies of the Annual Report will be dispatched to all Shareholders:

Shareholders holding

Shareholders who hold shares in physical mode and have not updated their email shares in physical mode addresses with the company/Depository Participant(s)/Registrar and Share Transfer Agents ("RTA") are requested to update their email addresses by writing to the Company's RTA M/s. Cameo Corporate Services Limited with subject line "Request to update email id" at agm@cameoindia.com. Shareholders are requested to submit request letter mentioning the Folio No. and Name of Shareholder along with scanned copy of the Share Certificate (front and back) and self-attested copy of PAN card and any document (such as Driving License, Passport, Bank Statement, AADHAR) Supporting the registered address of the Shareholder.

Shareholders holding shares in dematerialised mode

Shareholders who hold shares in dematerialised mode and have not updated their email addresses are requested to register/update their email addresses with their Depository Participant(s).

The Company and RTA shall co-ordinate with CDSL and provide the login credentials to the above mentioned Shareholders, subject to receipt of the required documents and information from the Shareholders. VOTING THROUGH ELECTRONIC MODE (E-VOTING) The Company has entered into agreement with Central Depository Services (India) Limited, authorised e-voting

agency, for facilitating voting through electronic means ("remote e-voting") to enable the Shareholders to exercise their right to vote on the resolutions proposed to be passed at the AGM as well as for Shareholders who are present at the AGM through VC/OAVM facility and wish to cast their vote during the AGM through e-voting system ("e-voting"). The manner of 'remote e-voting' and 'e-voting during the AGM, for Shareholders holding shares in physical mode,

dematerialised mode and for Shareholders who have not registered their e-mail addresses will be provided in detail in the Notice of the AGM. In case you have any gueries or issues regarding remote e-voting/e-voting, you may contact Mr.Rakesh Dalvi, Manager,

CDSL at helpdesk.evoting@cdslindia.com or call at 022-23058738. For L.G.Balakrishnan & Bros Limited Coimbatore M.Lakshmikanth Joshi 07.08.2021 GM (Legal) & Company Secretary



PHF LEASING LIMITED Registered Office: 923, G.T Road, Jalandhar-144001, Punjab, INDIA E-Mail: phf_leasing!td@yahoo.co.in; Website: www.phfleasing.com TELEPHONE NO.: 0181-4639903-06; CIN: L65110PB1992PLC012488

Pursuant to Regulation 29 read with Regulation 47 of the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015, notice is hereby given that a meeting of the Board of Directors of the Company is scheduled to be held on Friday, August 13, 2021 inter alia to consider and approve the standalone unaudited financial statements of the Company for the guarter ended June 30, 2021.

The said notice may be accessed on the Company's website at www.phfleasing.com and may also be accessed on the Stock Exchange website at www.msei.in.

Date: 07.08.2021 Place: Jalandhar

For PHF Leasing Limited Sd/- Vijay Kumar Sareen Whole-time Director, DIN: 07978240

MODERN COACH FACTORY, RAEBARELI Open tender based on Single packet system Tender Notice No.-MCF/ RBL

Transportation of Bogie & Wheel/2021-22/C296C dt. 04.08.2021 is invited by Dy. Chief Mechanical Engineer/Bogie & Wheel, MCF/RBL through IREPS portal www.ireps.gov.in for and on behalf of President of India for the following work. Description of work: Transportation of LHB type Bogies and Wheel set of Railway Coaches from MCF, Raebareli & Loco Workshop, Charbagh, Lucknow to various zones & firm as per schedule including loading and unloding on using of Suitable Trailer or Truck. Approx. Value (₹): 2,00,38,367.69 Cost of Tender document (₹): Zero. EMD- Firm has to submit the Bid Security Declaration at the time of E-Bid submission in lieu of requisite Earnest Money Deposit. Quantity of work: Transportation of Bogie (ER Zone-36 Bogie, ECR Zone-44 Bogie, NR Zone-22 Bogie, NER Zone-30 Bogie, NFR Zone-56 Bogie, SECR Zone-5 Bogie, SER Zone-55 Bogie, WCR Zone-39 Bogie), Transportation of Wheel Set (ER Zone-65 Wheel Set ECR Zone-41 Wheel Set, ECoR Zone-38 Wheel Set, NER Zone-34 Wheel Set, SCR Zone-2 Wheel Set, SWR Zone-28 Wheel Set, WR Zone-40 Wheel Set, SER Zone-12 Wheel Set, SECR Zone-38 Wheel Set, WCR Zone-50 Wheel Set, NFR Zone-28 Wheel Set and Transportation of Loco Workshop, Charbagh to Vadodara- 144 Wheel Set. Completion period of work: 12 months or earlier. • Date & time of closing of Tender-26.08.2021 up to 15:00hrs. *Detailed Tender Notice, Eligibility criteria, Terms & conditions are available at IREPS website www.ireps.gov.in in tender document. Dy. Chief Mechanical Engineer/Bogie & Wheel

SN	Tender No.	ler No. Short Description			Qty.	Due Date
01	11211144	Kit for Under Fran	Kit for Under Frame of LWACCN (EOG) Coach.			24.08.2021
02	052112478	Switch Board Cabinat for LUB EOC AC			1029 Nos	03.09.2021
02	052412014	High Capacity	Inter Vehicular	Coupler Unit	1454 Set	00.00.0004
03	00211201A	(500 AMPS, R Coaches.	tating) For EO	G Type AC	181 Set	20.09.2021
04	4 01211057B Steel Sheet of Size 15x2500x6400MM				197294 Kgs	03.09.2021
	12211187 Compensating Ring 4MM				40504 Nos	03.09.2021
north-letter	Burning to the second		Corrigendum	1	Antonosius	A. Practicism of the Control of the
01	22/ET/ 2 27.07.202	021-22 Dated 1	Tender No. 12211112	Due date 20.08.2021 in		COLUMN TO THE STATE OF THE STAT
02	17/ET/ 2 06.07.202	021-22 Dated 1	Tender No. 12211113	Due date 20.08.2021 in		
03	18/ET/ 2 13.07.202	021-22 Dated 1	Tender No. 03215024	Due date 12.08.2021 in		
04		21-22 Tender No. 1.2021 11211112	Qty, may be read as 60 set instead of 29	Due date 20.08.2021 in	may be	read as

E-Advertised Tender Notice No. 24/ET/2021-22 Date: 04.08.2021

Dy. Chief Materials Manager (E) Serving customers with a smile

DLF LIMITED

Phase-I, DLF City, Gurugram - 122 002 (Haryana) CIN: L70101HR1963PLC002484 Tel.: +91-124-4334200 Website : www.dlf.in; Email : investor-relations@dlf.in

NOTICE FOR HOLDING 56" ANNUAL

DLF

GENERAL MEETING & FIXING OF RECORD DATE FOR PAYMENT OF DIVIDEND The 56th Annual General Meeting (AGM) of DLF Limited will be held

on Tuesday, 31 August 2021 at 12.30 P.M. (IST) through Video

- Conferencing ('VC')/ Other Audio Visual Means ('OAVM') in compliance with all the applicable provisions of the Companies Act, 2013 (the 'Act') and the Rules made thereunder, the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015, as amended, ('SEBI Regulations') read with General Circular No. 02/2021 dated 13 January 2021 read with General Circular No. 20/2020 dated 5 May 2020, General Circular No. 14/2020 dated 8 April 2020 and General Circular No. 17/2020 dated 13 April 2020 and other applicable Circulars ('Circulars') issued by the Ministry of Corporate Affairs ('MCA') and the Securities and Exchange Board of India ('SEBI') to transact the business as set-out in the Notice calling the AGM. Members will be able to attend the AGM through VC/ OAVM. Members participating through the VC/ OAVM facility shall be reckoned for the purpose of quorum under Section 103 of the Act. 2. In compliance with the Act, SEBI Regulations and the Circulars, the
- Annual Report (including Standalone and Consolidated Financial Statements, Auditors' Report, Board's Report, Notice of the AGM and other documents) will be sent to all the Members of the Company whose e-mail addresses are registered with the Company/ Depository Participant(s). The aforesaid documents will also be available on the Company's website at www.dlf.in and on the website of the Stock Exchanges, i.e. BSE Limited and National Stock Exchange of India Limited at www.bseindia.com and www.nseindia.com, respectively and National Securities Depository Limited ('NSDL') at https://www.evoting.nsdl.com.
- Manner of registering / updating e-mail addresses: (a) Members holding shares in physical mode, who have not registered/
- updated their e-mail addresses with the Company, are requested to register/ update the same by writing to the Company with details of folio number, complete address and attaching self-attested scanned copy of the PAN card and any other document (such as bank statement, voter ID, Aadhaar card, passport) in support of the address of the Member as registered with the Company, by e-mail to investor-relations@dlf.in.
- (b) Members holding shares in dematerialised mode, who have not registered/ updated their e-mail addresses with their Depository Participant(s), are requested to register/ update their e-mail addresses with the Depository Participant(s) with whom they maintain their demat accounts.
- Manner of casting vote(s) through e-voting:
- (a) Members will have an opportunity to cast their vote(s) on the business as set-out in the Notice of the AGM through electronic voting system ('e-voting'). (b) The manner of voting remotely ('remote e-voting') by members

holding shares in dematerialised mode, physical mode and for

- members who have not registered their e-mail addresses has been provided in the Notice of the AGM. The details will also be available on the website of the Company at www.dlf.in and on the website of NSDL at https://www.e-voting.nsdl.com. (c) The facility for voting through electronic voting system will also be
- made available during the AGM ('Insta Poll') and Members participating in the AGM who have not cast their vote(s) by remote evoting will be able to vote during the AGM through insta Poll. (d) The login credentials for casting votes through e-voting shall be made
- available to the Members through e-mail. Members who do not receive e-mail or whose e-mail addresses are not registered with the Company/ Depository Participant(s), may generate login credentials by following instructions given in the Notes to the Notice of the AGM. (e) The same login credentials may also be used for attending the AGM
- through VC/OAVM. 5. Record Date for payment of Dividend:
- (a) The Company has fixed Tuesday, 24 August 2021 as the 'Record
- Date' for determining entitlement of Members to dividend, recommended by the Board of Directors of the Company for the financial year ended 31 March 2021. (b) Subject to approval of the Members at the AGM, the dividend will be
- paid within stipulated time as prescribed under the Act from the conclusion of the AGM, to the Members whose names appear on the Company's Register of Members as on the Record Date, and in respect of the shares held in dematerialized mode, to the Members whose names are furnished by National Securities Depository Limited and Central Depository Services (India) Limited as beneficial
- (c) As per the above Circulars, payment of dividend shall be made through electronic mode to the members who have updated their bank account details. Dividend warrants/ demand drafts will be despatched to the registered address of the members who have not updated their bank account details, through postal service.
- (d) Pursuant to the Finance Act, 2020, payment of dividend will be subject to deduction of tax at source (TDS) at applicable rates. For more details, please refer to the Notes to the Notice of AGM and website of the Company at www.dlf.in.
- 6. Manner of registering mandate for receiving Dividend: Members are requested to register/update the complete bank details:
- (a) with their Depository Participant(s) with whom they maintain their demat accounts, if shares are held in dematerialised mode, by submitting forms and documents as may be required by the Depository Participants; and
- (b) with the Company/ KFin Technologies Private Limited by emailing at investor-relations@dlf.in or einward.ris@kfintech.com, if shares are held in physical mode, by submitting (i) scanned copy of the signed request letter which shall contain member's name, folio number, Bank details (Bank account number, Bank and Branch Name and address, IFSC, MICR Code); (ii) self-attested copy of the PAN card; and (iii) cancelled cheque leaf.
- Members are requested to carefully read all the Notes set-out in the Notice of the AGM and in particular, instructions for joining the AGM, manner of casting vote through remote e-voting or through Insta Poll during the AGM and payment of dividend. For DLF Limited

(R.P. Punjani) Company Secretary

Kolkata

07 August 2021

Gurugram



গুৱাহাটীৰ পি ডব্লিউ ডি সমাৱৰ্তন কেন্দ্ৰত বিজপিৰ ৰাষ্ট্ৰীয় স্বাস্থ্য স্বয়ংসেৱক অভিযান কেন্দ্ৰত বিজেপিৰ জাতীয় সাধাৰণ সম্পাদক দাগ্গৱতী পুৰন্দেশ্বৰীক সন্মানিত কৰাৰ দৃশ্য

নগাঁও কলেজৰ ৭৮সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্যাপন মেধা ছাত্ৰ-ছাত্ৰীক অনলাইন শিক্ষাৰ সুবিধাৰ্থে ম'বাইল ফোন বিতৰণ

অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত নগাঁও কলেজ (অট'নমাছ)ৰ আজি ৭৮তম প্ৰতিষ্ঠা দিৱস ক'ভিড প্ৰট'কল মানি উদযাপন কৰা হয়। ১৯৪৪ চনৰ ৭ আগষ্টত স্থাপিত নগাঁও কলেজৰ আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত পুৱা ৯.৩০ বজাত পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি ড° শৰৎ কুমাৰ দত্তই। প্ৰাক্তন সতীৰ্থ সংস্থাৰ সম্পাদক ড° নৱ প্ৰসাদ নাথে আঁত ধৰা অনলাইন সভাত আদৰণী ভাষণ প্ৰদান কৰি কলেজখনৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে ৭ আগষ্ট দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে সন্মানীয় অতিথিসকলক স্বাগতম জনায়। নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা কলেজৰ সতীৰ্থ সন্মিলনীৰ সভাপতি ৰূপক শৰ্মাই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি কলেজখনৰ নৱনিৰ্মিত এটা ভৱনৰ দ্বাৰ মুকলি কৰি কয় যে অসমৰ শৈক্ষিক ক্ষেত্ৰখনত নগাঁও কলেজে বিপুল অৱদান আগবঢ়াই আহিছে। তেওঁ অসমৰ সমাজ-জীৱনত নগাঁও কলেজৰ অৱদানৰ বিষয়ে দোহাৰে। নগাঁও মহাবিদ্যালয়ৰ উন্নত আন্তঃগাঁথনি, সুস্থ শৈক্ষিক পৰিৱেশ, সৰ্বদিশৰ সফলতাত বিধায়ক শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰে। সভাত উপস্থিত থকা আন এগৰাকী মুখ্য অতিথি বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই ১১জন ছাত্ৰ-ছাত্ৰীক মোবাইল বিতৰণ কৰাৰ লগতে শৈলেন শইকীয়াই সম্পাদনা কৰা কলেজৰ নিৰ্বাচিত গল্পৰ সংকলন গ্ৰন্থখনি উন্মোচন কৰি কয় যে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণত পিতৃ-মাতৃতকৈ শিক্ষাগুৰুৰ অৰিহণা সদায় বেছি আৰু শিক্ষাগুৰুৱেহে ছাত্ৰ-ছাত্ৰীৰ সুপ্ত প্ৰতিভা প্ৰকৃতাৰ্থত চিনাক্ত কৰিব পাৰে। এই প্ৰসংগত তেওঁ লাভলীনা বৰগোহাঞি আৰু হিমা দাসৰ সফলতাত তেওঁলোকৰ গুৰুৰ ভূমিকা উল্লেখ কৰে।

দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁও, ৭ আগষ্ট ঃ মধ্য অসমৰ আনহাতে কলেজখনৰ গৌৰৱময় যাত্ৰাৰ কথা উল্লেখ কৰি শতবৰ্ষৰ পূৰ্বে নগাঁও কলেজে বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হ'ব বলি আশা প্ৰকাশ কৰে। সভাত সন্মানিত অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই পৰিৱেশ সংৰক্ষণৰ বাবে বৃহৎ উদ্ভিদ উদ্যান এখন কলেজৰ উদ্যোগত গঢ়ি তোলাৰ বাবে আহবান জনায়। বিশিষ্ট উদ্যোগী ধর্মপ্রসাদ ভট্টাচার্যই ভাষণ প্রসংগত অতীতৰ দিনবোৰ স্মৰণ কৰাৰ লগতে কলেজৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। উল্লেখ্য যে এল এম ছ'চিয়েল চার্কোলৰ উদ্যোগত কলেজত ১১জন মেধাৱী তথা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক অনলাইন শিক্ষা সুষম কৰিবৰ বাবে ধৰ্মপ্ৰসাদ ভটাচার্যই এনডইড মোবাইল ফোন অনদান হিচাপে আগবঢ়ায়। এই সভাতেই কলেজৰ ছাত্ৰ একতা সভাই প্ৰস্তুত কৰি উলিওৱা এটি গীতৰ ভিডিঅ' উন্মোচন কৰা হয়। আভ্যন্তৰীণ মানৰ আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চুতীয়াই শলাগৰ শৰাই আগবঢ়োৱা সভাখনৰ সামৰণি জাতীয় সংগীতৰ দ্বাৰা হয়। আনহাতে প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসচীত পৱা ৯.৪০ বজাৰ পৰা শ্বহীদ স্তম্ভ, শ্বহীদ অনিল বৰাৰ প্ৰতিমূৰ্তি, মতিৰাম বৰাৰ প্ৰতিমূৰ্তি যজেশ্বৰ শৰ্মাৰ প্ৰতিমূৰ্তি, মহিম বৰাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে বিশ্বজিৎ ভূঞা, ধৰ্মপ্ৰসাদ ভট্টাচাৰ্য, ড° ৰঞ্জিত মজুমদাৰ, উপাধ্যক্ষাদ্বয় বস্তি নেওগ, ৰশ্মি বৰঠাকুৰ আৰু প্ৰকাশ মহন্তই। ছাত্ৰ একতা সভাৰ সম্পাদক নিৰঞ্জন বৰা আৰু সভাপতি দেৱাশিস ৰয়ে কলেজ চৌহদত বৃক্ষ ৰোপণ কৰে। শিক্ষক গোটৰ সম্পাদক ভূপাল কলিতা আৰু অনাশিক্ষক গোটৰ সম্পাদক জীৱন কলিতাই বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সন্ধিয়া কলেজ চৌহদত বস্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰে।

জ্ঞান অংকুৰ প্ৰডাকশ্বন-কাম-ট্ৰেইনিং চেণ্টাৰৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক উত্তীর্ণ ছাত্র-ছাত্রীক সম্বর্ধনা



দৈনন্দিন বাৰ্তাৰ সেৱা, ডবকা, ৭ আগষ্ট ঃ ডবকা চহৰৰ প্ৰতিষ্ঠিত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ জ্ঞান অংকুৰ প্ৰডাকচন-কাম-ট্ৰেইনিং চেন্টাৰৰ উদ্যোগত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি এখন সভাৰ আয়োজন কৰা হয় । ডবকাৰ ডঃ বি আৰ আম্বেদকাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল জলিল পাটোৱাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত বৃহত্তৰ ডবকা অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ, গামোচা আৰু একোটাকৈ কলমেৰে সম্বৰ্ধনা জনোৱা হয় । সভাখনত ছাত্ৰী-ছাত্ৰীক উদ্দেশ্যি বক্তব্য ৰাখে ডবকাৰ ডি চি এল জুনিয়ৰ কলেজৰ অধ্যক্ষ জিতুল লস্কৰ, গুৰুকুল জু নিয়ৰ কলেজৰ শিক্ষক ফাৰুক আহমেদ, শিৱানী মজুমদাৰ আৰু সাংবাদিক জমিৰ উদ্দিন তালুকদাৰে। সভাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগভাগ লয় জ্ঞান অংকৰ প্ৰডাক্চন-কাম- ট্ৰেইনিং চেন্টাৰৰ পৰিচালন সঞ্চালিকা শিৱানী মজুমদাৰে। বদৰুল ইছলাম নামৰ এগৰাকী ছাত্ৰই আঁত ধৰা সভাখনত দুগৰাকী ছাত্ৰীয়ে নিজৰ অনুভৱো ব্যক্ত কৰে।



জিএনআৰচি আত্মনিৰ্ভৰ অভিযান

জিএনআৰচিৰ সহায়ত আত্মনিৰ্ভৰ হৈ জীৱন যাপন কৰাৰ এক সোণালী সুযোগ। ৰাইজক ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্যৱান হৈ থকাত সহায় কৰি এতিয়া আপুনি নিজৰ তথা পৰিয়ালৰ আৰ্থিক ভৱিষ্যৎ সুৰক্ষিত কৰিব পাৰে।

জিএনআৰচি আত্মনিৰ্ভৰ অভিযানৰ অধীনত নিম্নোক্ত পদসমূহৰ বাবে আবেদন পত্ৰ বিচৰা হৈছেঃ

● স্বাস্থ্যমিত্ৰ ● এৰিয়ামেনেজাৰ ● এম্বুলেঞ্চঅপাৰেটৰ শিক্ষাগত অৰ্হতা ঃ ন্যুনতম হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ বয়স ঃ ১৮ বছৰৰ পৰা ৫০ বছৰ

স্মাৰ্টফোন থকাটো আৰু ব্যৱহাৰ জনাটো বাধ্যতামূলক। আপোনাৰ ব্যক্তিত্বৰ বাঞ্চনীয় বিশেষত্বসমূহ ঃ

প্ৰোপকাৰী মনোভাব

nfo@gnrchospitals.com

- সামাজিক কামত আগৰণুৱা
- আর্থিকভাৱে স্বাৱলম্বী হোৱাৰ অদম্য হেঁপাহ
- নিজৰ তথা পৰিয়ালৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰাত

অধিক তথ্যৰ বাবে যোগাযোগৰ নম্বৰ 0067-5050005 0067-5050000

www.gnrchospitals.com

স্থান ঃ কলকাতা. তাৰিখ ঃ ৭ আগষ্ট, ২০২১

জাতি, মাটি আৰু দেশৰ সেৱাত Chel en en

৮ আগস্ত, ২০২১ ■ দেওবাৰ ■ গুৱাহাটী ■ ২২ শাওণ, ১৯৪৩ শক

এন আৰ চিৰ বায়'মেট্ৰিকৰ নামত আধাৰ কাৰ্ডৰ পৰা বঞ্চিত নিৰীহ লাখ লাখ লোক

চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী ঃ হিন্দু বাঙালীৰ সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান ফেডাৰেশ্বনৰ

আগস্টঃ যোৱা ৪ আগস্টত অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে অসমত বসবাস কৰি থকা নেপালী ভাইসকলক যি বিদেশী নাগৰিকৰ তকমাৰ পৰা ৰেহাই দিছে আৰু তেওঁলোকৰ ওপৰত এতিয়াৰে পৰা কোনো ধৰণৰ ডি-ভোটাৰ বা বিদেশীৰ নামত জাননী জাৰি নোহোৱা সন্দৰ্ভত যি সিদ্ধান্তগ্ৰহণ কৰিছে তাক সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ বিটিএডি জ'নেল সমিতিয়ে আদৰণি জনাইছে। আজি এক প্রেছ বার্তাযোগে ফেডাৰেচনৰ বিটিএডি জ'নেল সমিতিৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, ছালাকাটি, ৭ সম্পাদক সন্দিপন লাহিৰীয়ে এইসন্দৰ্ভত সন্মুখীন হৈ আহিছে। ভোটৰ আগত অতি সোনকালে আধাৰ কাৰ্ড জমা কৰিবলৈ চৰকাৰৰ ওচৰত ফেডাৰেচনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়া দিবলৈ কোৱা হৈছে। অন্যথা জনগোষ্ঠীটোৰ লোকসকলক এই অধিকাৰ প্ৰদান কৰাত ফেডাৰেচনে পূৰ্ণ সমর্থন আগবঢ়োৱাৰ লগতে অভিনন্দন জনাইছে । কিন্তু অতি পৰিতাপৰ বিষয় যে অসমত যুগ যুগ ধৰি বসবাস কৰি অহা হিন্দু বাঙালীসকলৰ ভৱিষ্যৎ কি হ'ব ? সদায় হিন্দৰ সপক্ষে কথা কোৱা বিজেপি দলৰ সপক্ষে বিগত নিৰ্বাচনবোৰত হিন্দু বাঙালীসকলৰ ৯০ শতাংশৰো অধিক ভোটাৰে ভোট প্ৰদান পৰা বঞ্চিত কৰি ৰখা হৈছে। যাৰ বাবে কৰি আহিছে যদিও বৈধ নথিপত্ৰ থকা সত্ত্বেও হিন্দু বাঙালীসকলে বিদেশীৰ নামত বিভিন্ন ধৰণেৰে হাৰাশাস্তিৰ সুলভ মূল্যৰ দোকানীৰ ফালৰ পৰাও

বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে কিমান দিনলৈ বাঙালীসকলক প্ৰতাৰণা কৰি থাকিব । এন আৰ চিৰ সময়তো বৈধ নথিপত্ৰ থকা সত্ত্বেও লাখ লাখ হিন্দু বাঙালীৰ বায়'মেট্রিক লোৱা হৈছিল । কিন্তু এতিয়া দুখ তথা পৰিতাপৰ বিষয় এই যে এন আৰ চিৰ বায়'মেট্ৰিকৰ নামত নিৰীহ লোকসকলক আধাৰ কাৰ্ডৰ সৰ্বসাধাৰণ ৰাইজ সম্প্ৰতি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। নোলোৱাটো দুৰ্ভাগ্যজনক।

চৰকাৰী ৰেচনৰ পৰা গ্ৰাহকসকল বঞ্চিত হ'ব । লগতে আধাৰ কাৰ্ড নহ'লে বেংকত নতুন একাউন্ট খোলাকে ধৰি বেংকৰ কে ৱাই চি সম্পন্ন নহয় বুলি কোৱা হৈছে। তেনে ক্ষেত্ৰত এইসকল ভুক্তভোগী লোকৰ ভৱিষাৎ কি হ'ব বলিও নেতাদ্বয়ে লগতে প্ৰশ্ন উত্থাপন কৰে । চৰকাৰে এই সমস্যাসমহ সমাধানৰ প্ৰতিশ্ৰুতি দিয়া সত্ত্বেও আজিকোপতি এই সন্দৰ্ভত সিদ্ধান্ত

দাবী উত্থাপন কৰে। অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ কথা চিন্তা কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হিন্দু বাঙালীৰ সমস্যাসমূহ সমাধান কৰাত গুৰুত্ব প্ৰদান কৰিবলৈ ফেডাৰেচনে লগতে আহ্বান জনায়। সেতুৰ কাম

নিবিদা জাননী নং. চিঅ'এন/২০২১/জুলাই/০৫ তাৰিখঃ ২৮-০৭-২০২১। নিম্নলিখিত কাৰ্যৰ বাবে মভিজ্ঞ আৰু যুশস্বী ঠিকাদাৰ (সকল)/ফার্ম (সমূহ) য় পৰা ই-নিবিদা ব্যৱস্থা যোগে মুকলি নিবি আহ্বান কৰা হৈছে। <mark>নিবিদা নং. চিই-চিঅ'এন-</mark> এন-এ-এমবি-২০২১-০৬। কামৰ নামঃ ৰঙিয়া ব্ৰডগড দ্বৈতকৰণ প্ৰকল্পৰ পথেৰে নিউ বঙাইগাঁও-আগিয়াঠুৰিৰ সৈতে সম্পৰ্কিত কেন্দুকোনা-বাইহাটা ষ্টেচনৰ মাজৰ ৩৭১/৬-৭ কিলোমিটাৰত স্থিত সৈতৃৰ ট্ৰেকৰ লিংকিং আৰু বিয়াৰিঙৰ যোগান ও ফিক্সিঙৰ লগতে বৃহৎ সেতৃ নং. ৫২১ ৰ (৪×৩০.৫০ এম অ'ডব্লিউজি) চুপাৰ ষ্ট্ৰাকচাৰৰ বাবে যোগান, নির্মাণ, এছেমব্রী আৰু লক্ষিঙৰ কার্যৰ সৈতে অন্যান্য সমস্ত আনুয়ঙ্গিক কার্য। আনুমাণিক মূল্যঃ হ,৬৮,৫৬,৫৮৩.২৩ টকা। **নিবিদা বন্ধৰ তাৰিখ আৰু** সময়- ০৩-০৯-২০২১ তাৰিখে ১৪.৩০ বজাত আৰ খোলা হ'ব-০৩-০৯-২০২১ তাবিখে ১৫.৩০ বজাত বিস্তৃত তথ্যৰ বাবে অনুগ্ৰহ কৰি <u>www.ireps.</u> gov.in ৱেবচাইটত অৱলোকন কৰক।

মৃখ্য অভিযন্তা/চিঅ'এন/৮, মালিগাঁও উত্তৰ পূব সীমান্ত ৰেলৱে (নির্মাণ সংস্থা) "হাঁহিমুখে গ্রাহকলৈ সেৱা

দখলৰ জাননী

(শ্বেকশ্যন ১৩(৪)) (স্থাৱৰ সম্পত্তিৰ বাবে)

কর্তত্বশীল বিষয়া/কানাডা বেংক

এজাক সাধাৰণ বতাহ-বৰষুণতে ভাগি পৰাৰ সম্ভাৱনা ইটাখোলা উপ-আৰক্ষী চকী

পূৰ্ণাংগ থানালৈ ৰূপান্তৰ কৰি স্থায়ী ভূমিত গৃহ নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ



দৈনন্দিন বাৰ্তাৰ সেৱা, নদুৱাৰ, ৭ আগন্ত ঃ এজাক সাধাৰণ বতাহ-বৰষুণতে ভাগি পৰাৰ সম্ভাৱনাই দেখা দিছে নদৱাৰৰ অন্তৰ্গত ইটাখোলা উপ আৰক্ষী চকীৰ কাৰ্যালয় গৃহ । দীৰ্ঘদিন ধৰি উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ দটি কোঠা ভাৰাত লৈ আৰক্ষী চকীখনৰ কাম-কাজ চলাই আহিছিল যদিও শেহতীয়াকৈ ভাৰাত লোৱা গহসমহ জৰাজীৰ্ণ হৈ পৰাত সমস্যাত পৰিছে আৰক্ষী বিষয়াসহ

দিয়াৰ লগতে বাঁহৰ ঢকা দি আৰক্ষী বিষয়া জোৱানসকলে কাম-কাজ সম্পাদন কৰি আহিছে যদিও গুৰুত্বপূৰ্ণ ন্থিপত্ৰসমূহ ৰখাৰ স্থায়ী ব্যৱস্থা নোহোৱাত সমস্যাত পৰিছে আৰক্ষীৰ লোকসকল । সাধাৰণ অপৰাধীকো লক-আপ কৰাৰ সুবিধা নাই আৰক্ষী পোস্টটিত। সম্প্ৰতি আৰক্ষী বিষয়াগৰাকীয়ে অস্থায়ীভাৱে চাটাইবেৰ দি কাৰ্যালয় স্থাপন কৰি কাম-কাজ সম্পাদন কৰা পৰিলক্ষিত হৈছে। অসম-অৰুণাচল সীমান্তৱৰ্তী তথা উগ্ৰপন্থী সংগঠনৰ কাৰ্যকলাপে গিজগিজাই থকা এটা বৃহৎ অঞ্চলৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী

জোৱানসকল । উল্লেখ্য যে জৰাজীৰ্ণ পোষ্টটি পূৰ্ণাঙ্গ থানালৈ ৰূপান্তৰ নিৰ্মাণৰ দাবী তুলিছে অঞ্চলটোৰ হৈ পৰা গৃহসমূহত ডাঠ কাগজৰ বেৰা কৰাৰ লগতে স্থায়ী ভূমিত গৃহ সচেতন মহলে।

जिटी म्हल्ह स्र अक्रम	बैंक	কানাড়া বেংক ভাৰত চৰকাৰৰ এটি প্ৰতিষ্ঠান	কানাড়া বেংক
	र्सि सिर्ग	डेकेट ছिভिক्ট	ধেমাজি শাখা

যিধৰণে আছে ঃ তলত স্বাক্ষৰদানকাৰী কানাডা বেংকৰ কৰ্তৃত্বশীল বিষয়া, স্কৰ্টিনাইজেচন এণ্ড ৰিকনষ্টাকচন অব ফাইনেনচিয়েল অষ্টেছ এণ্ড এনফ*ৰ্চ*মেণ্ট অব ছিকিউৰিটি ষ্টণ্টাৰেষ্ট এক্ট-২০০২ (আইন- ৫৪,২০০২ ৰ) অধীনত আৰু শাখা ১৩(১২) ক্ষমতা প্ৰয়োগ কৰি আৰু পঢ়ি উঠি ৰুল-৩ ছিকিউৰিটী ইণ্টাৰেষ্ট (এনফ ৰ্চমেণ্ট) ৰুলছ-২০০২ ৰ জৰিয়তে এখন ডিমাণ্ড জাননী জাৰি কৰা হৈছিল ঋণ লওতাক/গ্ৰেৰাণ্টাৰলৈ অৱগত কৰিবলৈ যাতে তলত উল্লেখ কৰা ঋণৰ ধনৰাশি আৰু দিবলগীয়া সূত আৰু অন্যান্য ব্যয়সহ ৬০ দিনৰ ভিতৰত পৰিশোধ কৰিবলৈ কোৱা হৈছিল এই জাননী প্ৰকাশৰ পিছত।

#ণ লওতাই ধনৰাশি পৰিশোধ কৰাত ব্যৰ্থ হ'ল, সেয়েহে এই জাননীৰ জৰিয়তে ঋণ লওতা আৰু অন্যান্য ৰাইজক অৱগত কৰা হ'ল যে তলত স্বাক্ষৰকাৰীয়ে তলত বৰ্ণনা কৰা সম্পত্তি নিজৰ অধীনলৈ আনিছে সংশ্লিষ্ট আইনৰ শাখা ১৩(৪) প্ৰয়োগ কৰি, পঢ়ি উঠি বিধি- ৮ আৰু ৯ অনুসৰি, ছিকিউৰিটি ইণ্টাৰেষ্ট (এনফ চ'মেণ্ট) ৰুলছ- ২০০২ অনুসৰি তলত উল্লেখ কৰা ব্যক্তিসকলে নিৰ্দিষ্ট তাৰিখ অনুসৰি

ঋণ লওতা বিশেষভাৱে আৰু সাধাৰণ ৰাইজক ইয়াৰ জৰিয়তে অৱগত কৰা হ'ল যে উক্ত সম্পত্তি বিষয়ত যাতে লেনদেন নকৰে। অন্যথা কানাডা বেংকক পৰিশোৎ কৰিব লাগিব তলত উল্লেখ কৰা ধৰণে আদায় দিবলৈ থকা ধন আৰু অন্যান্য সত আৰু ব্যয়সহ

ক্রঃ নং	ক) শাখাৰ নাম খ) ঋণ লওতাৰ নাম	মৰ্টগোজত থকা স্থাৱৰ সম্পত্তিৰ বিৱৰণ	ক) ডিমাণ্ড জাননীৰ তাৰিখ খ) আদায় দিব লগা ধনৰ নিৰিখ গ) দখলৰ তাৰিখ
21	ক) ধেমাজি শাখা খ) শ্ৰী পবিত্ৰ কোঁৱৰ	স্থাবৰ সম্পত্তিৰ বিৱৰণঃ ভূখণ্ডৰ পৰিমাণ ০ বিঘা ১ কঠা ২.৫ লেচা, আৱৰি আছে ডাগ নং-৪৮২, পিপি নং ৩১৩, অৱস্থিত আছে মৌজা- ধেমাজি, ৱাৰ্ড নং-০৪, ডাকঘৰ আৰু থানা- ধেমাজি, জিলা- ধেমাজি, অসম, পিন-৭৮৭০৫৭। নামত আছে শ্ৰীপৰিত্ৰ কোঁৱৰ, পঞ্জীয়ন জিলা- ধেমাজি। চাবিসীমাঃ পূবে- দেৱদাসৰ ভূমি, পশ্চিমে- স্থানীয় পথ, দক্ষিণত-দুৰ্গাধৰ গগৈৰ ভূমি, উত্তৰে- নিত্য বৰগোহাঁইৰ ভূমি।	ক) ২৯.০৫.২০২১ খ) ১২,৬৬,৭৬৭.২৮ টকা আৰ অন্যান্য সূত গ) ০৬.০৮.২০২১
२।	ক) ধেমাজি শাখা খ) শ্ৰী ললিত মৰাণ বৰুৱা গ্ৰেৰাণ্টাৰ ঃ শ্ৰমতি ৰাণী মৰাণ বৰুৱা	স্থাবৰ সম্পত্তিৰ বিৱৰণ ঃ ভূখণ্ডৰ পৰিমাণ ০ বিঘা ১ কঠা ১০ লেচা, আৱৰি আছে ডাগ নং-৬২০, পিপিনং ২৫৪, অৱস্থিত আছেগাঁও- ২ নং ভবালী চুক, মৌজা-ধেমাজি, ৰাজহ চক্ৰ- ধেমাজি, জিলা- ধেমাজি, অসম, পিল-৮৭-০৫০। নামত আছে শ্লীমতী ৰাণী মৰাণ বৰুৱা, পঞ্জীয়ন জিলা- ধেমাজি। চাবিসীমা- পূবে-ৰমেন বৰুৱাৰ ভূমি, পশ্চিমে- অশ্বিনী পেণ্ডৰ ভূমি/পথ, দক্ষিণে দয়ানন্দ শইকীয়াৰ ভূমি, উত্তৰে-চন্দ্ৰ গোহাঁইৰ ভূমি।	খ) ৪৩,৯৮,১৪৩ টকা আৰু অন্যান সূত
৩।	ক) ধেমাজি শাখা খ) শ্রীসঞ্জীব চেত্রী	স্থাৰৰ সম্পত্তিৰ বিৱৰণ ঃ ভূখণ্ডৰ পৰিমাণ ৩ বিঘা ০ কঠা ০ লেচা, আৱৰি আছে ডাগ নং- ১১৬, পিপি নং ২৪, অৱস্থিত আছে গাঁও- ২ নং তৰাজান চাপৰি, মৌজা-বৰদলনি, ৰাজহ চক্ৰ- গোগামুখ, জিলা- ধেমাজি, অসম, পিন-৭৮৭০৫৬। নামত আছে শ্ৰীসঞ্জীৱ চেত্ৰী, পঞ্জীয়ন জিলা- ধেমাজি, চাৰিসীমা- পূবে- ধৰ্ম শৰ্মাৰ ভূমি, পশ্চিমে- দিলিৰাম দাহালৰ ভূমি, দক্ষিণে- ৰাম বাহাদুৰ চেত্ৰীৰ ভূমি, উত্তৰে- শ্ৰীমতী লিলি সোণোৱালৰ ভূমি।	
8	ক) ধেমাজি শাখা খ) শ্ৰীচন্দন কোচ (স্বত্বাধিকাৰী-মেচাৰ্ছ এনচিডি টিম্বাৰ ট্ৰেডিং) গ্ৰেৰাণ্টৰ	স্থাবৰ সম্পত্তিৰ বিৱৰণ ঃ ভূখণ্ডৰ পৰিমাণ ০ বিঘা ৪ কঠা ৮ লেচা, আৱৰি আছে ডাগ নং-১৯০, পিপিনং ১৬৭, অৱস্থিত আছেগাঁও- ভৰালীচুক, মৌজা-ধেমাজি, ৰাজহ চক্ৰ- ধেমাজি, জিলা- ধেমাজি, অসম, পিন-৭৮৭০৫৭। নামত আছে শ্ৰীচদন কোচ, পঞ্জীয়ন জিলা- ধেমাজি। চাৰিসীমাঃ পূবে- পথ, পশ্চিমে- সঞ্জীৱ বৰাৰ ভূমি, দক্ষিণে- অমূল্য বৰুৱাৰ ভূমি, দীপক কলিতা আৰু অন্যান্য, উত্তৰে নদেশ্বৰ কোচৰ ভূমি।	ক) ২৯.০৫.২০২১ খ) ৪৮,৬৬,১২০.১১ টকা আৰ অন্যান্য সূত গ) ০৬.০৮.২০২১

এমিনেছ & প্লাস্টিছাইজার্ছ লিমিটেড

পঞ্জীয়ন কাৰ্যালয়ৰ ঠিকনা ঃ পোৱাল এনক্লেভ, গ্ৰযক্তেঃ গ্ৰণতি বিল্ডাৰ্ছ গ্ৰাঃ লিঃ, গ্ৰিন্ধিপাল জে. বি. ৰোড, চেনিকুঠি, গুৱাহাটী-৭৮১ ০০০ ক'পৰেট কাৰ্যালয়ৰ ঠিকনা ঃ 'ডি' বিল্ডিং, ষষ্ঠ মহলা, শিৱসাগৰ ইষ্টেট, ড° এনি বেছাণ্ট ৰোড, উৰ্লি, মুম্বাই- ৪০০ ০১৮ চি আই এন ঃ এল ২৪২২৯ এএছ ১৯৭৩ পি এল চি ০০১৪৪৬।। ই-মেইল ঃ legal@amines.com, বেৱচাইট ঃ https://www.amines.com।

ফোন ঃ ০২২ ৬২২১১০০০।। ফেল্গ ঃ ০২২ ২৪৯৩৮১৬২ ৩০ জুন, ২০২১ত সমাপ্ত ক্রোমদিক ষ্টেণ্ডালোন আৰু কনচলিভেটেভ আন-অভিটেড বিত্তীয় ফলাফলসমূহৰ বিৱৰণ (লাখৰ হিচাপত এপ্লেপ ই পি এছ)								
	ষ্টেণ্ডালোন			ক্লাচলিডেটেড				
বিষ্যাবস্তু	ত্রৈমাসিক সমাপ্তি ৩০ জুন-২১ আন-অভিটেড	ব্রৈমাসিক সমাপ্তি ৩০ জুন-২০ আন-অডিটেড	বার্ষিক সমাপ্তি ৩১ মার্চ-২১ অডিটেড	ত্রৈমাসিক সমাপ্তি ৩০ জুন-২১ আন-অডিটেড	ত্রৈমাসিক সমাপ্তি ৩০ জুন-২০ আন-অডিটেড	বার্ষিক সমাপ্তি ৩১ মার্চ-২১ অডিটেড		
লেনদেনৰ পৰা মুঠ আয়	১৩,৫৭৭.২৪	9,696,98	88,७٩७.১২	\$0,@bb.28	9,696.98	88,७٩७.১২		
উক্ত সময়ৰ মুঠ লাভ (কৰৰ পূৰ্বে, এক্সেপচনেল আৰু/ বা এক্স্ট্ৰা অৰ্ডিনেৰী আইটেমছ)	১,০৩৪.৫৭	১,०२२.১৫	8,800.50	5,082.52	5,05b.bb	8,088.88		
উক্ত সময়ৰ মুঠ লাভ কৰৰ পূৰ্বে (পিছত এক্সেপচনেল আৰু/ বা এক্সট্টা অৰ্ডিনেৰী আইটেমছ)	১,০৩৪.৫৭	১,o২২.১@	8,80@.%@	5, 08 2.5 2	5,05b.bb	8,886,8		
উক্ত সময়ৰ মুঠ লাভ কৰৰ পিছত (পিছত এক্সেপচনেল আৰু/ বা এক্স্ট্যা অৰ্ডিনেৰী আইটেমছ)	995.92	968.68	৩,২৭০.৫৯	993.92	9%5.@@	৩,২৫৯.৩৮		
উক্ত সময়ৰ মুঠ সামগ্ৰিক আয় (লাভসহ উক্ত সময়ৰ কাৰণে (কৰৰ পিছত) আৰু অন্যান্য সামগ্ৰিক আয়) কৰৰ পিছত))	৭৬৯.০৫	968.80	৩,২৮০.১৬	৭৭৫.৯৩	967.78	৩,২৬৭.৬৭		
ইকুইটি শ্বেয়াৰ কেপিটেল (পেইড আপ)	5,500.80	5,500.80	5,500.80	5,500.80	5,500.80	٥8.٥٥٠,		
সংৰক্ষণসমূহ (সংৰক্ষিত পুনৰ মূল্যায়নৰ বাহিৰে) পূৰ্বৰ বৰ্ষৰ অভিট বেলেন্সচিটত উল্লেখ থকা ধৰণে	-	-	১৩,০২৭.১৬	-	-	\$2,\$9 <i>6</i> .98		
প্ৰতিটো শ্বেয়াৰৰ আয় (২ টকা প্ৰতিটো) (ধাৰাবাহিক আৰু অধাৰাবাহিক লেনদেনৰ বাবে)								
ক) বেচিক	5.80	5.0%	86.9	5.82	5.0b	٧.٥٤		

টোকা ঃ ১) উপৰোক্ত তথ্যসমহ ছেবি (লিষ্টিং অব্ৰিগোচন এণ্ড ডিচ্কুজাৰ ৰিকৱায়াৰমেনছ) ৰেণ্ডলেছনছ ২০১৫ ৰ ৰেণ্ডলেচন ৩৩ ৰ অধীনত যোৱা ৬ আগষ্ট ২০২১ ত অনষ্ঠিত হোৱা সঞ্চালৰ ৷ণ্ডলীৰ বৈঠকত অনুমোদন জনোৱা আৰু অভিট কমিটীৰ দ্বাৰা পুনৰীক্ষন কৰাৰ পিছত ষ্টক এক্সেঞ্জত দাখিল কৰা ধৰণে আন-অভিটেড বিত্তীয় ফলায ২) হিচাপ পৰীক্ষকসকলে সীমিত পৰীক্ষণৰ দ্বাৰা ৩০ জন ২০২১ ত সমাপ্ত ত্ৰৈমাসিক আন-অডিটেড ষ্টেণ্ডালোন আৰু কনচলিডেটেড বিত্তীয় ফলাফলসমহৰ বিৱৰণ ০) ওপৰত উল্লেখ কৰা আন-অভিটেড বিত্তীয় ফলাফলসমূহৰ সম্পূৰ্ণ তথ্যসমূহ, লগতে অভিটৰৰ দ্বাৰা সীমিতভাৱে পুনৰীক্ষণ কৰাৰ পিছত, ষ্টক এক্সেঞ্জত পুথককৈ দাখিল কৰা ৰণে। উক্ত তথ্যসমূহ কোম্পানীৰ রেবছাইট www.amines.com আৰু ষ্টক এক্লেঞ্জৰ রেবছাইট www.bseindia.com ত উপলব্ধ আছে

তাৰিখ ই ৬ আগষ্ট ১০১১

এমিনেছ এণ্ড প্লাষ্টিচাইজাৰ লিঃৰ হৈ স্বা/- হেমন্ত কুমাৰ ৰুইয় অধ্যক্ষ আৰু পৰিচালন সঞ্চালব

ডিআইএনঃ ০০০২৯৪১০

ইণ্ডিয়া কার্বন লিমিটেড পঞ্জীয়ন কাৰ্যালয় ঃ নুনমাটি, গুৱাহাটী ৭৮১০২০, অসম চিআইএন নম্বৰঃ এল ২৩১০১ এএছ ১৯৬১ পিএলচি ০০১১৭৩ ফোনঃ(০৩৩) ২২৪৮৭৮৫৬/৯, ফেক্স নম্বৰঃ ৯১-৩৩-২২৩০-৭৫০৭ ই-মেইল ঃ icl@indiacarbonltd.com,বেবছাইট ঃ www.indiacarbonltd.com

৩০ জুন, ২০২১ত সমাপ্ত হোৱা ত্রৈমাসিক

	আন-অডিটেড বিত্তীয় ফ	লাফলসমূহৰ বি	ৱৰণ		লাখৰ হিচাপ
ক্র	বিষয়-বস্তু		বছৰৰ সমাপ্তিত		
নং		৩০-০৬-২০২১ (আন-অডিটেড)	৩১-০৩-২০২১ (অডিটেড)	৩০-০৬-২০২০ (আন-অডিটেড)	৩১-০৩-২০২১ (অডিটেড)
۶	লেনদেনৰ পৰা মুঠ আয়	৬৭৫৬.০৮	e955.50	9856.55	১৯৬২৪.৬১
N	উক্ত সময়ত মুঠ লাভ/(লোকচান) (কৰৰ পূৰ্বে, এক্সছেপচনেল আৰু/বা এক্সটা অৰ্ডিনেৰী আইটেমছ)	28\$3.\$8	১৯৬৭.০৬	৮৩৭.০১	& \$\$0. & \$
•	উক্ত সময়ত মুঠ লাভ/(লোকচান) (কৰৰ পূৰ্বে, পিছত এক্সছেপচনেল আৰু/বা এক্সটা অৰ্ডিনেৰী আইটেমছ)	২8 ৯১.১8	১৯৬৭.০৬	৮৩৭.০১	৫২২ ০.৫৯
8	উক্ত সময়ত মুঠ লাভ/(লোকচান) কৰৰ পিছত (পিছত এক্সম্পেচনেল আৰু/বা এক্সটা অৰ্ডিনেৰী আইটেমছ)	১৮২০.৩৮	৩২৩৭.৮৫	৪৭৫.২৩	৫২৯২.৪৮
Ć	উক্ত সময়ৰ মুঠ সামগ্ৰিক আয় (লাভসহ /(লোকচান) উক্ত সময়ৰ (কৰৰ পিছত) আৰু অন্যান্য সামগ্ৰিক আয় (কৰৰ পিছত))	©853.65	৪৭৭০.৯৬	©&b.b\$	৮৯৯৩.৫৫
৬	ইকুইটি শ্বেয়াৰ কেপিটেল	২৬৫.০০	২৬৫.০০	২৬৫.০০	২৬৫.০০
٩	প্ৰতিটো শ্বেয়াৰৰ পৰা আয় (১০ টকা মূল্য/প্ৰতিটো) (নট এনুৱেলাইজড)				
	ক) বেছিক	৬৮.৬৯	১ ২২.১৮	\$9.50	১৯৯.৭২
	খ) ডাইলোটেড	৬৮.৬৯	522.5b	১৭.৯৩	১৯৯.৭২

- উপৰোক্ত তথ্যসমূহ ছেবি (লিষ্টিং অব্লিগোচন এণ্ড ডিছক্লজাৰ ৰিকুৱায়াৰমেনছ) বিধি, ২০১৫ ৰ ৰেণ্ডলোচন ৩৩ ৰ অধীনত যোৱা ৩০ জুন, ২০২১ ত সমাপ্ত ত্ৰৈমাসিক আন অভিটেড বিত্তীয় ফলাফলসমূহ যেনেদৰে ষ্টক এক্সচেঞ্জত দাখিল কৰা হৈছে এই সম্পৰ্কত সম্পূৰ্ণ তথ্য ষ্টক এক্সচেঞ্জৰ ৱেবছাইট www.cse-india.com আৰু কোম্পানীৰ ৱেবছাইটত www.indiacarbonltd.com ত উপলব্ধ আছে।
- উপৰোক্ত ফলাফলসমূহ অডিট কমিটীৰ দ্বাৰা পুনৰীক্ষণ কৰা হৈছে আৰু ৭ আগষ্ট, ২০২১ তাৰিখে অনুষ্ঠিত কোম্পানীৰ সঞ্চালক মণ্ডলীৰ বৈঠকত অনুমোদন জনোৱা হৈছে।
- প্রয়োজন সাপেক্ষে তথ্যসমূহ নতুনকৈ সজোৱা আৰু নতুনকৈ অন্তর্ভুক্ত কৰা হ'ব।

মেচাৰ্ছ ইণ্ডিয়া কাৰ্বন লিমিটেডৰ হৈ স্বা/- ৰাকেশ হিম্মটছিংকা মেনেজিং ডাইৰেক্টৰ, ডিআইএন ঃ ০০৬৩২১৫৬

আছাম কাৰ্বন প্ৰডাক্ট লিমিটেড

পঞ্জীয়ন কাৰ্যালয় ঃ বীৰকছি, গুৱাহাটী, অসম-৭৮১০২৬ চিআইএনঃ এল ২৩১০১ এএছ ১৯৬৩ পিএলচি ০০১২০৬

ফোনঃ ০৩৬১ - ২৬৪০২৬২; ফেক্সঃ ০৩৬১ - ২৬৪০৩৬৮ ই-মেইল ঃ acplghy&ascarbon.com: বেবছাইট ঃ www.assamcarbon.in

	৩০ জুন ২০২১ ত সমাপ্ত ত্রৈমাসিক আন-অডিটে	টড স্টেণ্ডালে	ান বিত্তীয় ফৰ্	াফলসমূহৰ '	বিৱৰণ
					লাখৰ হিচাপত
ক্র নং	বিষয়-বস্তু	ত্রৈমাসিক সমাপ্তি ৩০-০৬-২০২১	ত্রৈমাসিক সমাপ্তি ৩০-০৬-২০২০	বার্ষিক সমাপ্তি ৩১-০৩-২০২১	বার্ষিক সমাপ্তি ৩১-০৩-২০২১ (অডিটেড)
٥	লেনদেনৰ পৰা মুঠ আয়	১, ० ۹১	৭৬০	১,৩০৭	8,২৫8
٦	উক্ত সময়ৰ মুঠ লাভ/(লোকচান) (কৰৰ পূৰ্বে, এক্সছেপচনেল আৰু/বা এক্সটা অৰ্ডিনেৰী আইটেমছ)	\$0 b	8\$	৮৭	
•	উক্ত সময়ৰ মুঠ লাভ/(লোকচান), কৰৰ পূৰ্বে (পিছত এক্সছেপচনেল আৰু/বা এক্সটা অৰ্ডিনেৰী আইটেমছ)	2 04	85	৮৭	68 \$
8	উক্ত সময়ৰ মুঠ লাভ/(লোকচান), কৰৰ পিছত (পিছত এক্সছেপচনেল আৰু/বা এক্সটা অৰ্জিনেৰী আইটেমছ)	৭৯	₹@	224	870
Œ	উক্ত সময়ৰ মুঠ সামগ্ৰীক আয় (সামগ্ৰীক লাভ)/(লোকচান) উক্ত সময়ৰ (কৰৰ পিছত) আৰু অন্যান্য সামগ্ৰীক আয় (কৰৰ পিছত))	৭৯	২ ৫	26	৩৮৭
৬	ইকুইটি শ্বেয়াৰ কেপিটেল	২৭৬	২৭৬	২৭৬	২৭৬
٩	প্ৰতিটো শ্বেয়াৰৰ পৰা আয় (১০ টকা মূল্যত/প্ৰতিটো)				
	বেছিক ঃ	২.৮৫	0.85	8.২৮	\$8.55
	ডাইলোটেড ঃ	২.৮৫	0.55	8.২৮	\$8.55

টোকা ঃ

শ্রী জয়ন্ত দিহিঙীয়া

তাৰিখঃ ০৬.০৮.২০২১/ স্থানঃ ধেমাজি

- ১) উক্ত বিত্তীয় ফলাফলসমূহ অডিট কমিটীয়ে পুনৰীক্ষণ কৰাৰ পিছত কোম্পানীৰ সঞ্চালক মণ্ডলীৰ যোৱা ০৭-০৮-২০২১ ত অনুষ্ঠিত বৈঠকত অনুমোদন জনোৱা হৈছে।
- ছেবি (লিষ্টিং অব্লিগেছনছ এণ্ড ডিছক্লজাৰ ৰিকুৱায়াৰমেনছ) বিধি- ২০১৫ ৰ ভিত্তিত আৰু বিধি-৩৩ ৰ অধীনত ওপৰত উল্লেখ কৰা ত্ৰৈমাসিক বিত্তীয় ফলাফলসমূহ ষ্টক এক্সছেঞ্জত দাখিল কৰা ধৰণৰ। এইক্ষেত্ৰত ত্ৰৈমাসিক বিত্তীয় ফলাফলৰ সম্পূৰ্ণ তথ্য উপলব্ধ আছে কোম্পানীৰ ৱেবছাইট www.assamcarbon.in তআৰু কেলকাতা ষ্টক এক্সছেঞ লিঃৰ ৱেবছাইট www.cse-india.com ত।
- নিৰিখসমূহ পুনৰ সজোৱা আৰু পুনৰ গঠন কৰা হৈছে প্ৰয়োজন সাপেক্ষে। লগতে নিৰিখসমূহ লাখৰ ওচৰত সমাপ্ত কৰা
- উক্ত বিত্তীয় ফলাফলসমূহ প্ৰস্তুত কৰা হৈছ কোম্পনীজ (ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডার্ড) ৰুলছ-২০১৫ ৰ অধীনত, যেনেদৰে কোম্পানী আইন-২০১৩ ৰ শাখা-১৩৩ ৰ অধীনত বাখ্যা কৰা হৈছে।

অসম কাৰ্বান প্ৰডাক্টছ লিঃৰ হৈ স্বা/- (কে কে ভট্টাচার্য) পৰিচালন সঞ্চালক ডিআইএন ঃ ০৭০১১২৪১

স্থান ঃ কলকাতা তাৰিখ ঃ ০৭ আগষ্ট, ২০২১